

শোণিতপুৰ জিলাত পুৰুষ বন্ধ্যাকৰণ পষেকৰ শুভাৰম্ভাণি

তেজপুৰ ২২ নবেম্বৰ ২০১৯ : জিলা স্বাস্থ্য সমিতি শোণিতপুৰৰ সৌজন্যত শোণিতপুৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত কালি ২১ নবেম্বৰ তাৰিখে পুৰুষ বন্ধ্যাকৰণ পষেকৰ শুভ উদ্বোধন কৰা হয়। এই অনুষ্ঠানটিৰ উদ্বোধনী ভাষণত পৰিয়াল পৰিকল্পনা বিভাগৰ অতিৰিক্ত স্বাস্থ্য বিষয়া ডা: ফণী পাঠকে অনুষ্ঠানলৈ সকলোকে স্বাগতম জনোৱাৰ লগতে পৰিয়াল পৰিকল্পনাৰ বিভিন্ন আঁচনি সমূহত পুৰুষৰ সক্ৰিয় অংশ গ্ৰহন নিশ্চিত কৰিবৰ বাবে সভাত উপস্থিত সমূহ স্বাস্থ্য কৰ্মীৰ লগতে জনসাধাৰণক আহবান জনায়। শোণিতপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মাৰ সভাপতিত্বত অনুস্থিত সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীৰ লগতে সমুহীয়া বন্তি প্ৰজ্বলনৰে পুৰুষ বন্ধ্যাকৰণ পষেক ২০১৯ ৰ শুভাৰম্ভাণি কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি জিলা যুটীয়া স্বাস্থ্য সঞ্চালিকা ডা: কৃষ্ণা কেম্প্ৰৰায়ে পুৰুষ বন্ধ্যাকৰণ পষেক ২০১৯ সাফল্য মণ্ডিত কৰিবৰ বাবে সকলোকে আহবান জনায়। জিলা পৰিয়াল পৰিকল্পনা সমন্বয়ক পুলকেশ বৰাই ভাষণ প্ৰসংগত পৰিয়াল পৰিকল্পনা আঁচনি সমূহৰ বিষয়ে আলোক পাত কৰাৰ লগতে সঠিক হিতাধিকাৰি চিনাক্ত কৰিবৰ বাবে যোগ্য দম্পতীৰ তালিকা প্ৰস্তুতৰ ওপৰত গুৰুত্ব আৰু পুৰুষ বন্ধ্যাকৰণ কৰিলে হিতাধিকাৰী সকলে মাননি হিচাপে লাভ কৰা ২০০০ টকা আৰু উদগনি মূলক মাননি ৩০০ টকা লগতে বিভিন্ন পৰিয়াল পৰিকল্পনা আঁচনি সমূহৰ বাবে বিভাগে আগবঢ়োৱা মাননি সন্দৰ্ভত সভাত অবগত কৰে। অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মাই আশা কৰ্মী, আশা চুপাৰভাইজৰ, এ এন এম সকলৰ লগতে সকলো পুৰুষ স্বাস্থ্য কৰ্মীক সক্ৰিয় অংশ গ্ৰহনৰ বাবে আহবান জনাই কয় যে, মাতৃ তথা শিশুৰ সুস্বাস্থ্য সুনিশ্চিত কৰিবৰ বাবে পুৰুষ বন্ধ্যাকৰণ একসুন্দৰ পদ্ধতি সেয়ে সকলোকে পুৰুষ বন্ধ্যাকৰণ পষেকৰ লগত সংগতি ৰাখি পুৰুষ সকলক আগবাঢ়ি আহিবৰ কাৰণে আহবান জনায়। সভাত উপস্থিত পুৰুষ বন্ধ্যাকৰণৰ বিশিষ্ট চিকিৎসক ডা: শিশিৰ বৈদ্যই পুৰুষ বন্ধ্যাকৰণ সম্পৰ্কে জনমানসত থকা বিভিন্ন ভুল ধাৰণা সমূহৰ বিষয়ে আলোচনা কৰে। সভাত বিভিন্ন চাহ বাগনৰ কল্যাণ বিষয়া সকলৰ লগতে মাৰ্টি পাৰপাচ ওৱৰ্কাৰ সকলে আলোচনাত সক্ৰিয় অংশ গ্ৰহন কৰে। সভাত শোণিতপুৰ জিলা জন সংযোগ বিষয়া নীনা বৰুৱা, এম আই পি ডা: প্ৰদীপ লহকৰ বিভিন্ন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আৰু মহকুমা চিকিৎসক সকল, ব্লক প্ৰগাম ব্যৱস্থাপনাৰ বিষয়া সকল, চাহ বাগিচা সমূহৰ কল্যাণ বিষয়া সকল, আশা চুপাৰভাইজৰ, এম পি ডব্লিও সকল উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সভাৰ সকলো কাৰ্যসূচীৰ আত ধৰে জিলা প্ৰকল্প বিষয়া পৰাগ জ্যোতি শইকীয়াই।